

Total number of printed pages-48

**3 (Sem-4/CBCS) CHE SE 1/2/3/4/5/6**

**2022**

**CHEMISTRY**

(Skill Enhancement Course)

**Answer the Questions from any one Option.**

**OPTION-A (Analytical Clinical Biochemistry)**

Paper : CHE-SE-4014

**OPTION-B (Green Methods in Chemistry)**

Paper : CHE-SE-4024

**OPTION-C (Pharmaceutical Chemistry)**

Paper : CHE-SE-4034

**OPTION-D**

**(Chemistry of Cosmetics and Perfumes)**

Paper : CHE-SE-4044

**OPTION-E (Pesticide Chemistry)**

Paper : CHE-SE-4054

**OPTION-F (Fuel Chemistry)**

Paper : CHE-SE-4064

*Full Marks : 50*

*Time : Two hours*

*The figures in the margin indicate  
full marks for the questions.*

*Answer either in English or in Assamese.*

*Contd.*

## OPTION-A

### *(Analytical Clinical Biochemistry)*

Paper : CHE-SE-4014

1. Answer **any four** of the following  
 (Choose the correct answer / Fill in the  
 blanks) :  $1 \times 4 = 4$

তলৰ যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ কৰিবা (সঠিক উত্তৰৰ বাচি  
 উলিওৱা / খালি ঠাই পূৰণ কৰা ) :

- (a) In eukaryotes, fatty acid break down occurs inside

সংকোষ কেন্দ্ৰীয় কোষত, সেহে পদাৰ্থৰ বিযোজন ঘটে

- (i) mitochondrial matrix
- মাইটকণ্ড্ৰিয়াৰ আধাৰ দ্রব্যৰ ভিতৰত
- (ii) cytosol
- কোষপ্রসৰ ভিতৰত
- (iii) cell membrane
- কোষাৰণৰ ভিতৰত
- (iv) endoplasmic reticulum
- অন্তঃ প্ৰসীয় জালিকাৰ ভিতৰত

- (b) \_\_\_\_\_ is the simplest amino acid.

আটাইটকৈ সৰল এমিন' এছিদ।

- (c) \_\_\_\_\_ types of amino acids are required to synthesize a protein.

প্ৰ'তিন গঠনৰ বাবে \_\_\_\_\_ ধৰণৰ এমিন' এছিদৰ  
 প্ৰয়োজন হয়।

- (d) Pentoses present in DNA and RNA are \_\_\_\_\_ and \_\_\_\_\_ respectively.

DNA আৰু RNA ত থকা পঞ্চজ শৰ্কৰা দুবিধি ক্ৰমে  
 \_\_\_\_\_ আৰু \_\_\_\_\_।

- (e) Which one of the following is a non-digestible polysaccharide ?

তলৰ কোনবিধি শৰ্কৰা জীন নিয়াব নোৱাৰা বহুশৰ্কৰা ?

(i) Cellulose চেলুল'জ

(ii) Starch শ্বেতসাৰ

(iii) Inuline ইনুলিন

(iv) Glycogen গ্লাইক'জেন

- (f) Arachidonic acid has 20 carbon atoms with \_\_\_\_\_ double bonds.

আর্কিড'নিক এছিদত 20টা কাৰ্বন পৰমাণু থাকে আৰু  
 \_\_\_\_\_ দ্বিবান্ধনী থাকে।

- (g) Numerical changes in chromosomes are called \_\_\_\_\_.

ক্ৰ'ম'জ'ম'ৰ সংখ্যাৰ সালসলনিক \_\_\_\_\_ বোলা হয়।

- (h) Lactose is composed of \_\_\_\_\_ and \_\_\_\_\_.

আৰু \_\_\_\_\_ লগ' হৈ লেষ্ট'জ গঠন হয়।

2. Answer **any three** of the following :  $2 \times 3 = 6$   
তলৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ কৰিবা :

- (a) What are called denaturation and coagulation of proteins?  
প্ৰটিনৰ ডিনেচাৰেচন আৰু আতঙ্কন কাক বোলে ?
- (b) Define co-enzymes and co-factors.  
সহ-উৎসেচক আৰু সহকাৰকৰ সংজ্ঞা লিখা।
- (c) Write two biological roles of DNA.  
DNAৰ দুটা জৈৱিক কাৰ্য সম্পর্কে লিখা।
- (d) How does pH affect on enzyme activity? What is called optimum pH range?  
উৎসেচকৰ ক্ৰিয়াৰ ওপৰত pH যে কিদৰে প্ৰভাৱ বিস্তাৰ কৰে ? অনুকূলতম pH সীমা মানে কি ?
- (e) What are biocatalysts? Give example.  
জৈৱ অনুঘটকসমূহ কি ? উদাহৰণ দিয়া।
- (f) What is called rancidity of Lipids?  
লিপিডৰ ৰেন্টিভিটি বুলিলে কি বুজা ?

3. Answer **any two** of the following : ..

তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ কৰিবা :  $5 \times 2 = 10$

- (a) Write a note on the classification of enzymes.  
উৎসেচকৰ শ্ৰেণীবিভাজন সম্পর্কে এটা টোকা লিখা।

(b) What is biocatalysis? How is it important in green chemistry?

জৈৱ অনুঘটন কি ? সেউজ বসায়নত ইয়াৰ ভূমিকা কি ?

(c) Write a note on characterization of polysaccharides.

বহুশৰ্কাৰৰ লক্ষণসমূহৰ ওপৰত এটা টোকা লিখা।

(d) What are the structural levels of protein organisation? Explain.

প্ৰটিন সংগঠনৰ গাঠনিক পৰ্যায় কেইটা কি কি ? ব্যাখ্যা কৰা।

(e) What are the chemical components of nucleic acids? Explain.

নিউক্লিক এছিডৰ ৰাসায়নিক উপাদানসমূহ কি কি ? ব্যাখ্যা কৰা।

(f) Explain the mechanism of lock and key theory of enzyme action.

উৎসেচকৰ তলা-ছাবি মতবাদৰ ক্ৰিয়াবিধিটো ব্যাখ্যা কৰা।

4. Answer **any three** of the following :

$10 \times 3 = 30$

তলৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ কৰিবা :

- (a) Write a note on Kreb's cycle.

ক্ৰেব-চক্ৰৰ ওপৰত এটা টোকা লিখা।

- (b) What are peptide hormones? What are the main types of peptide hormones? Give the name of two peptide hormones. Write about the biochemistry of at least one peptide hormone.

$$1+1+2+6=10$$

পেপ্টাইড হৰমন কি? পেপ্টাইড হৰমনৰ প্ৰধান প্ৰকাৰ কেইটা কি কি? দুটা পেপ্টাইড হৰমনৰ নাম লিখা। যিকোনো এটা পেপ্টাইড হৰমনৰ জৈৱ বসায়নৰ ওপৰত জিখা।

- (c) What is DNA replication? Explain.

DNA অনুকৃত্যায়ন কি? ব্যাখ্যা কৰা।

- (d) How are proteins isolated and characterized? What is protein denaturation?

$$6+4=10$$

প্ৰ'টিন কেনেকৈ পৃষ্ঠকীকৰণ আৰু বৈশিষ্ট্যকৰণ কৰা হয়? প্ৰ'টিন ডিনেচাৰেচন কি?

- (e) What is meant by genetic code? Explain it. What are the properties of genetic code?

জিনীয় সংকেত কাক বোলে? ব্যাখ্যা কৰা। জিনীয় সংকেতৰ ধৰ্মসমূহ কি কি?

- (f) What are liposomes? Write some biological functions of liposomes.

লিপ'জ'মসমূহ কি? লিপ'জ'মসমূহৰ জৈৱিক কাৰ্য সম্পর্কে লিখা।

- (g) How many factors are there in blood coagulation process? Write a brief note on blood coagulation process in human.

ৰক্ত আতঞ্চনত মুঠ কিমানবিধি কাৰকে সহায় কৰে? মানৱ দেহৰ আতঞ্চন প্ৰক্ৰিয়াটোৱ ওপৰত চমু টোকা লিখা।

- (h) What are the major components of urine? How can we differentiate the normal urine from pathological/ abnormal urine in case of Hepatitis-B virus infection in liver?

মূত্ৰৰ প্ৰধান উপাদানসমূহ কি কি? আমি কেনেকৈ লিভাৰৰ হেপাটাইটিস-B ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত স্বাভাৱিক আৰু অস্বাভাৱিক/ ৰোগযুক্ত মূত্ৰৰ পাৰ্থক্য নিৰ্ণয় কৰিব পাৰো?

## OPTION-B

### *(Green Methods in Chemistry)*

Paper : CHE-SE-4024

1. Answer **any four** questions :  $1 \times 4 = 4$

যিকোনো চারিটা প্রশ্নের উত্তর করিবা :

- (i) It is better to \_\_\_\_\_ waste than to treat or clean up waste after it is formed. *(Fill in the blank)*

বর্জিত পদার্থ গঠন হোৱাৰ পিছত শোধন বা পৰিষ্কাৰ  
কৰাতকৈ তাৰ উৎপাদন \_\_\_\_\_ কৰাটো। বেছি  
প্ৰয়োজনীয়। *(খালী ঠাই পূৰ্ণ কৰা)*

- (ii) The Pollution Prevention Act of \_\_\_\_\_ was the first initiation in the U.S. *(Fill in the blank)*

যুক্তৰাষ্ট্ৰত সৰ্বপ্ৰথম প্ৰদুষণ নিয়ন্ত্ৰণ বিধি \_\_\_\_\_  
প্ৰয়োগ কৰা হৈছিল। *(খালী ঠাই পূৰ্ণ কৰা)*

- (iii) The full form of CFC is \_\_\_\_\_. *(Fill in the blank)*

CFC বা সম্পূৰ্ণ নামটো হ'ল \_\_\_\_\_.  
*(খালী ঠাই পূৰ্ণ কৰা)*

- (iv)  $\text{CO}_2$  exists as a supercritical fluid at  $31^\circ\text{C}$  and \_\_\_\_ atm. *(Fill in the blank)*

$31^\circ\text{C}$  আৰু \_\_\_\_\_ atm চাপত  $\text{CO}_2$

অতিক্রান্তীয় জুলীয় প্ৰৱন্ধত প্ৰাপ্ত হয়। *(খালী ঠাই পূৰ্ণ  
কৰা)*

- (v) Define atom economy.

এট'ম ইক'নমিৰ সংজ্ঞা লিখা।

- (vi) Name the drug taken by pregnant women that may cause acute birth defect.

গৰ্ভবতী মহিলাই কি ঔষধ সেৱন কৰাৰ ফলত সন্তানৰ  
জন্মগত বিকৃতি পৰিলক্ষিত হৰ পাৰে ?

- (vii) Catalytic reagents are superior to stoichiometric reagent.

*(Select True or False)*

অনুঘটকীয় বিকাৰকবোৰ বিক্ৰিয়াগত বিকাৰকত কৈ  
অধিক ক্ৰিয়াশীল। *(ভুল নে শুন্দি নিৰ্ণয় কৰা)*

- (viii) For green synthesis of adipic acid D-galactose can be used as the starting material. *(Select True or False)*

এডিপিক এছিডৰ সেউজ সংশ্লেষৰত D-গেলাক্টিজ  
প্ৰাৰম্ভিক বিকাৰক কৰে ব্যৱহাৰ কৰা হয়।  
*(ভুল নে শুন্দি নিৰ্ণয় কৰা)*

2. Answer **any three**:

$2 \times 3 = 6$

যিকোনো তিনিটাৰ উত্তৰ কৰা :

(a) Write a chemical reaction carried out in water as a solvent.

পানীদ্রারক কাপে ব্যৱহাৰ হোৱা ৰসায়নিক বিক্ৰিয়া এটা লিখা।

(b) What are the goals of green chemistry?

সেউজ ৰসায়নৰ লক্ষ্যবোৰ লিখা।

(c) Write two addition reactions with 100% atom economy.

এশ শতাংশ পৰমাণু ব্যয় হোৱা দুটা যোগাত্মক বিক্ৰিয়াৰ উদাহৰণ লিখা।

(d) Write the chemical reactions involved in green synthesis of benzoic acid from toluene.

টলুইনৰ পৰা বেনজ'য়িক এছিডৰ সেউজ সংশ্লেষণ ৰসায়নিক বিক্ৰিয়া লিখা।

(e) What is right fit azo pigment?

ৰাইট-ফিট এয়' ৰঞ্জক কি?

(f) What is the structure of TBTO?

TBTO বৰ গঠন কি লিখা।

3. Write short notes on (**any two**) :  $5 \times 2 = 10$

যিকোনো দুটীৰ বিষয়ে চমু টোকা লিখা :

(i) Bhopal Disaster

ভূপালৰ দূৰ্ঘটনা

(ii) Vietnam War (1970)

ভিয়েটনামৰ যুদ্ধ (১৯৭০)

(iii) Antifoulants

এন্টিফ'লেন্ট

(iv) Green synthesis of ibuprofen

আইবুপ্ৰফেনৰ সেউজ সংশ্লেষণ

(v) Green solvents for chemical reactions

ৰসায়নিক বিক্ৰিয়াৰ ক্ষেত্ৰত ব্যৱহাৰ সেউজ দ্বাৰা

(vi) Pressure treated wood

প্ৰেচাৰ ট্ৰিটেড কাঠ

4. Answer **any three** questions given below :

$10 \times 3 = 30$

তলত দিয়া যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখা :

(a) Write the use of surfactant  $\text{CO}_2$  in the field of dry cleaning.

শুষ্ক পৰিষ্ৰেণত পৃষ্ঠসক্ৰিয়ক  $\text{CO}_2$ ৰ ব্যৱহাৰৰ বিষয়ে লিখা।

- (b) Explain the use of antifoulant in the field of water transportation.

জল পরিবহনত এন্টিফ'লেন্ট'র ব্যবহারৰ বিষয়ে বিবৰি  
লিখা।

- (c) Use of chromium and arsenic is restricted as preservative for wood industry. Discuss about their alternatives.

ক্রমিয়াম আৰু আর্চেনিকৰ কাঠ সংৰক্ষণৰ ক্ষেত্ৰত  
ব্যৱহাৰ নিয়ে কৰা হৈছে। এইবোৰৰ পৰিপুৰকৰ বিষয়ে  
সাৰাংশৰে লিখা।

- (d) What are lignins ? Explain the use of hydrogen peroxide for catalyzing the process of delignifying. 2+8=10

লিগনিন বোৰ কি? ডিলিগনিকৰ প্ৰতিয়াত অনুষ্টক কপে  
হাইড্ৰ'জেন পেৰআইড'ৰ ভূমিকাৰ বিষয়ে লিখা।

- (e) What are cradle to cradle carpeting ? Write at least two of the twelve principles of green chemistry in case of recyclable carpet.

ক্ৰেড'ল টু ক্ৰেড'ল কাপেটিং কি? সেউজ ৰসায়নৰ  
বাৰটা সূত্ৰৰ অতি কমেও দুটা সূত্ৰৰ ৰিচাইকেল  
কাপেটিং ক্ষেত্ৰত প্ৰয়োগ উল্লেখ কৰা।

- (f) Write the advantages and disadvantages of perchloroethylene (PERC) used as a solvent for dry cleaning. Draw the structure of polystyrene  $\text{CO}_2$ - copolymer. 8+2=10

শুল্ক পৰিষ্কৰণৰ ক্ষেত্ৰত দ্রু পাৰক্ল'ৰ ইথাইলিন'ৰ  
(PERC) সুবিধা আৰু অসুবিধাবোৰ লিখা। পলিষ্টাইলিন  
কাৰ্বন-ডাই-অক্সাইড সহ বহুযোগীৰ গঠন আঁকা।

- (g) How can synthetic azo pigments replace toxic organic and inorganic pigments ?

সংশ্লেষিত এ্য' বঞ্জকবোৰে কিদৰে বিয়াক্ত জৈৱ আৰু  
অজৈৱ বঞ্জকসমূহ সলনি কৰে ?

- (h) Write the principles of green chemistry with suitable examples.

সেউজ ৰসায়ন উপপাদ্যবোৰ লিখি যথাসম্ভৱ উদাহৰণ  
দিয়া।

## OPTION-C

### (Pharmaceutical Chemistry)

Paper : CHE-SE-4034

1. Answer **any four** questions from the following :  $1 \times 4 = 4$

তলত দিয়া প্রশ্নবিলাকৰ পৰা যিকোনো চাৰিটাৰ উত্তৰ কৰা :

- (a) How many numbers of N atoms are present in vitamin B<sub>2</sub>?  
ভিটামিন B<sub>2</sub> ত কিমান সংখ্যক N পৰমাণু থাকে?
- (b) What are NSAIDs?  
NSAID বুলিলে কি বুজা?
- (c) What is fermentation?  
কিঞ্চন প্ৰক্ৰিয়া (ফাৰমেনটেচন) কি হয়?
- (d) What is meant by a lead compound in medicinal chemistry?  
ঔষধী ৰসায়ন বিজ্ঞানত অগ্ৰণী যোগ (লিড যোগ) বুলিলে কি বুজা?
- (e) Define chemotherapeutic index.  
কেম'থেৰাপিটিক ইনডেক্শনৰ সংজ্ঞা দিয়া।
- (f) Write the name of two enzymes involved in the fermentation of glucose to citric acid.

শু'ক'জৰ পৰা চাইট্ৰিক এছিড হোৱা কিঞ্চন প্ৰক্ৰিয়াত (ফাৰমেনটেচন) ব্যৱহাৰ হোৱা দুটা উৎসেচকৰ নাম লিখা।

- (g) What is the heterocyclic ring system present in vitamin C?

ভিটামিন C থকা হিটাৰচাইক্লিক রিংটো কি হয়?

- (h) What are barbiturates?

বাৰবিটিউৰেট বুলিলে কি বুজা?

2. Answer the following **any three** questions :  $2 \times 3 = 6$

তলৰ প্রশ্নবিলকৰ পৰা যিকোনো তিনিটাৰ উত্তৰ কৰা :

- (a) How many numbers of stereoisomers are possible for chloramphenicol? Which isomer is responsible for antibiotic behaviour? Draw its structure.

ক্লৰামফেনিকলত কেইটা ষ্টেবিঅআইচমাৰ সম্ভৱ ?  
কোনটো আইচমাৰ এন্টিবায়াটিক ব্যৱহাৰৰ পৰা দায়ী ইয়াৰ গঠন আঁকা।

- (b) What is the heterocyclic ring system present in vitamin B<sub>12</sub>? Write the name of a disease that occurs due to the deficiency of vitamin B<sub>12</sub>.

- ভিটামিন  $B_{12}$  ত থকা হিটারচাইনিক রিংটো কি হয়? ভিটামিন  $B_{12}$  র অভাবের কারণে কি বেমার হ'ব পাবে?
- (c) Name the prodrug of dopamine? Why cannot dopamine be administered directly?  
 ড'পামাইন আদি ঔষধ (প্রড্রাগ) কি হয়? ডপামাইন কিয় প্রত্যেকভাবে সেরেন করিব নোরাবি?
- (d) Define agonist and antagonist drugs. Give examples.  
 এগ'নিষ্ট আৰু এন্টাগ'নিষ্ট ঔষধ মানে কি বুজা? উদাহৰণ দিয়া।
- (e) What are meant by hypnotics and sedatives?  
 হিপন'টিক আৰু চেড'টিভ মানে কি বুজা?
- (f) What are analgesics? Write the name and structure of an analgesic drug.  
 এনালজেটিকবোৰ কি হয়? এটা এনালজেটিক ঔষধৰ নাম আৰু গঠন সংকেত লিখা।
3. Answer **any two** questions from the following:  
 $5 \times 2 = 10$   
 তলত দিয়া প্ৰশ্নবিলাকৰ পৰা যিকোনো দুটাৰ উত্তৰ কৰা।
- (a) What is leprosy? Which bacterial species is responsible for leprosy? Write the name and structure of an anti-leprosy drug and propose a synthesis for it.  
 $1+1+3=5$

লাপ্র'টী কি হয়? কোনটো বেক্টেৰিয়া লাপ্র'টীৰ লগত জড়িত হৈ থাকে? এটা এন্টি-লাপ্র'টী ঔষধৰ নাম আৰু তাৰ প্ৰস্তুতি প্ৰণালী ব্যাখ্যা কৰা।

- (b) What are sulfa drugs? Draw the structure of sulfacetamide. Under what medical condition it is being used? Write the name of two bacterial species against which it is active.

$$1+1+1+2=5$$

চালফা ড্রাগ বুলিলে কি বুজা? চালফা এচিটামাইডৰ গঠন অংকন কৰা। কি চিকিৎসা প্ৰণালীতে এইটো ব্যৱহাৰ কৰা হয়? দুটা বেক্টেৰিয়াৰ নাম লিখা যাৰ বিৰুদ্ধে চালফা এচিটামাইড সক্ৰিয় হয়।

- (c) Write the structure of ibuprofen. How many numbers of stereoisomers are possible for ibuprofen and which isomer is therapeutically active? Mention two advantages of ibuprofen over aspirin.

$$1+2+2=5$$

আইবুপ্ৰ'ফেনৰ গঠন সংকেত লিখা। আইবুপ্ৰ'ফেনৰ কিমানটা টেৰিঅ'আইচোমাৰ থাকে আৰু কোনটো আইচোমাৰ চিকিৎসা বিজ্ঞানত সক্ৰিয়? এচপিৰিনতকৈ আইবুপ্ৰ'ফেনৰ দুটা সুবিধা লিখা।

- (d) Draw the structure of L-Glutamic acid. How is it being synthesized by fermentation process?

$$1+4=5$$

এল-গ্লুটামিক এচিডের গঠন সংকেত অংকন করা। এল-গ্লুটামিক এচিড কিষ্ণন প্রক্রিয়ারে কেনেদেরে প্রস্তুত করা হয়, ব্যাখ্যা করা।

- (e) What is meant by vitamin C leaching? Name two dietary sources of vitamin C. Write the name of two bacterial strains commonly used for synthesizing L-ascorbic acid through fermentation.

$$2+1+2=5$$

ভিটামিন C লিচিং মানে কি বুজা? ভিটামিন C র দুটা ডাইএস্টারী উৎসের নাম লিখা। কিষ্ণন প্রক্রিয়ার দ্বারা এল-এছকরণিক এছিড সংশ্লেষণ পদ্ধতিত ব্যবহৃত দুটা বেক্টেরিয়ার নাম লিখা।

- (f) Write the structure activity relationship (SAR) of penicillin analogues.

পেনিসিলিন সমগ্রণীয় শ্রেণীর গঠন-সক্রিয়তা সম্পর্কের বিষয়ে লিখা।

4. Answer **any three** questions from the following:

$$10 \times 3 = 30$$

তলত দিয়া প্রশ্নবিলাক্ষণ পৰা ধিকোনো তিনিটাৰ উত্তৰ কৰা :

- (a) (i) What is the nitrogenous base present in the antiviral drug acyclovir? To which virus it is effective against? Write the name of a prodrug for acyclovir. 3

এন্টিভাইৰেল ড্রাগ এছাইক্ল 'ভি'ৰত থকা নাইট্রোজেনাচ কৰণৰ নাম লিখা। কোনবিধি ভাইৰাচৰ বিপক্ষে ই ফলপ্রসূ ? এছাইক্লভিৰ প্ৰড্রাগ এটাৰ নাম লিখা।

- (ii) What is a cardiovascular agent? Write briefly about the medical condition in which glyceryl trinitrate is used. Propose a method for the synthesis of glyceryl trinitrate.  $1+2+2=5$

কার্ডিওভাস্কুলাৰ অনুষ্টক (এজেন্ট) মানে কি? মিছৰাইল ট্ৰাইনাইট্ৰেট ব্যৱহাৰ হোৱা মেডিকেল পৰিস্থিতিৰ বিষয়ে বহলাই লিখা। মিছৰাইল ট্ৰাইনাইট্ৰেট প্রস্তুত প্ৰণালী এটা লিখা।

- (iii) How does paracetamol decrease the body temperature? 2

পেৰাচিটামলে দেহৰ উফতা কিদৰে হ্ৰাস কৰে?

- (b) (i) In the industrial preparation of ethanol by fermentation —  
কিষ্ণন পদ্ধতিৰ দ্বাৰা ইথানলন উদ্যোগিক  
প্ৰস্তুতিকৰণত —

- (A) What is the starting material and what percentage of sugar does it contain? 2

প্রারম্ভ সামগ্ৰী কি আৰু ইয়াত কিমান  
শতাংশ শৰ্কৰা থাকে?

- (B) Name two microorganisms  
that can carry out the  
fermentation. 1

কিয়ন প্ৰক্ৰিয়া সম্পাদন কৰিবলৈ ব্যৱহৃত  
দুটা মাইক্ৰোগেণিজমৰ নাম লিখা।

- (C) What are the nutrient  
substances added? 1  
কি কি পোষকদৰ্য যোগ কৰা হয় ?

- (D) What is the optimum pH  
range for the process? 1  
এই পদ্ধতিৰ বাবে অনুকূলতম pH পৰিসৰ  
কি?

- (E) What is the optimum  
temperature for this  
process? 1  
এই প্ৰক্ৰিয়াৰ বাবে অনুকূলতম উচ্চতা  
কিমান?

- (F) Why is addition of oxygen  
necessary although the  
process is anaerobic? 1  
প্ৰক্ৰিয়াটো এনএবিক হোৱা সত্ত্বেও  
অক্সিজেন যোগ কৰাটো কিয় প্ৰয়োজনীয়?

- (ii) Write the name of four food  
sources of vitamin B<sub>2</sub>. What is the  
aliphatic side chain present in  
vitamin B<sub>2</sub>? 2+1=3

ভিটামিন B<sub>2</sub>ৰ চাৰিটা খাদ্য উৎসৰ নাম লিখা।  
ভিটামিন B<sub>2</sub> তে থকা এলিফেটিক চাইড চেইন  
কি?

- (c) (i) What are benzodiazepines? What  
is the trade name of the drug  
Diazepam? In what medical  
condition this drug is being used?  
Propose a synthetic pathway for  
drug Diazepam. 1+1+2+4=8

বেনজোডাইএজিপাইন বুলিলে কি বুজা?  
ডাইএজিপামৰ বাণিজ্যিক নাম কি? কি মেডিকেল  
অৱস্থাত এই ড্রাগবিধি ব্যৱহাৰ কৰা হয়?  
ডাইএজিপামৰ এটা সংশ্লেষণ পদ্ধতি লিখা।

- (ii) What are the essential requirements  
for a compound to be an antibiotic? 2

এটা যোগ এন্টিবায়টিক হবলৈ যাৰতীয়  
প্ৰয়োজনীয়তাসমূহ কি কি?

- (d) (i) What is meant by retrosynthesis?  
How will it help to design a  
synthetic route for a particular  
compound? Explain by considering  
any drug molecule. 1+4=5

ରେଟ୍ରୋହିନ୍‌ଥେର୍ଜିଷ୍ଟ୍ର ବୁଲିଲେ କି ବୁଜା? ଏଟା ଯୌଗ ସଂଶୋଷଣ ପ୍ରକ୍ରିୟାତ ଇ କିଦରେ ସହାୟ କରେ ? ଯିକୋନୋ ଏଟା ଡ୍ରାଗ ଲୈ ବ୍ୟାଖ୍ୟା କରା ।

- (ii) Write briefly about the development of barbiturates. 5

ବାରବିଟିଆରେଟେର ବିକାଶର ବିଷୟରେ ଚମ୍ବକୈ ଲିଖା ।

- (e) (i) Provide two examples of  $\beta$ -lactam antibiotics with structure. Why are these compounds named such ? 2+1=3  
ଗଠନସହ ଦୁଟା  $\beta$ -ଲେକ୍ଟାମ ଏନ୍ଟିବାଯାଟିକର ଉଦାହରଣ ଦିଯା । ଏହି ଯୌଗମୂଳ୍ର ନାମକରଣ କିଯ ଏନ୍ଦେରେ କରା ହୁଯ ?

- (ii) Draw the structure of cephalosporin C. Name the two heterocyclic rings present in its structure. Provide the name and structure of the molecule that is the starting point of semisynthetic cephalosporins. 1+1+1=3

ଛିଫାଲ୍‌ଟପବିନ C ର ଗଠନ ଲିଖା । ଇଯାର ଗଠନତ ଥକା ଦୁଟା ହେଟୋରଟାଇନ୍‌କିକ ବିଞ୍ଚର ନାମ ଲିଖା । ଛେମିହିନ୍‌ଥେର୍ଜିଷ୍ଟ୍ର ଛିଫାଲ୍‌ଟପବିନର ଆବଶ୍ୱନିର ଦୁଟା ଅଣୁବ ନାମ ଆର ଗଠନ ଲିଖା ।

- (iii) What are aminoglycoside antibiotics? Give one example. Mention two adverse effects of this category of antibiotics. 1+1+2=4

ଆମିନ'ପ୍ଲାଇ'ଚାଇଡ ଏନ୍ଟିବାଯାଟିକ ବୁଲିଲେ କି ବୁଜା ? ଏଟା ଉଦାହରଣ ଦିଯା । ଏହି ସରବର ଏନ୍ଟିବାଯାଟିକ ବିଲାକବ ଦୁଟା ଓଲୋଟା କ୍ରିୟା ଲିଖା ।

- (f) Let us consider the commercial production of penicillin in a fed-batch reactor by fermentation.

ସେତିଆ କିମ୍ବନ ପ୍ରକ୍ରିୟାରେ ଫେଡ-ବେଚ ରିଯେଷ୍ଟ୍ର ବ୍ୟରହର କରି ପେନିଚିଲିନ ବାଣିଜ୍ୟିକଭାବରେ ପ୍ରକ୍ରିୟା କରା ହୁଯ ।

- (i) Which are the two main species used for fermentation? 2  
କିମ୍ବନ ପ୍ରକ୍ରିୟାଟୋତ କୋନ ଦୁଟା ପଦାର୍ଥ ବିଶେଷକୈ ବ୍ୟରହର କରା ହୁଯ ?

- (ii) Which between those two is used mainly and why ? 2  
ସେଇ ପଦାର୍ଥଦୁଟାର କୋନଟୋ ବେଳିକେ ବ୍ୟରହର ହୁଯ ଆକ କିଯ ?

- (iii) What is the source of carbon ? 1  
ତାତ କାର୍ବନର ଉଂସ କି ?

- (iv) What is the source of nitrogen ? 1  
ତାତ ନାଟ୍ରୀଚେନର ଉଂସ କି ?

- (v) What pH range should be maintained? 1  
pH পরিসর কিমান হ'ব লাগে?
- (vi) What chemical compounds are used as precursors for production of penicillin V and penicillin G? 2  
Give their structures.  
পেনিচিলিন V আৰু পেনিচিলিন G প্ৰস্তুত প্ৰণালীত কোনটো বাসায়নিক পদাৰ্থ ব্যৱহাৰ হয়? সিহতৰ গঠন সংকেতে লিখা।
- (vii) Which chromatographic technique is used to monitor the production of penicillin? 1  
পেনিচিলিনৰ প্ৰস্তুত প্ৰণালী তত্ত্বাবধান কৰিবৰ কাৰণে কোনটো ক্ৰমেটোগ্ৰাফিক কোশল ব্যৱহাৰ কৰা হয়?  
What is retrovirus? Give example. 2  
বেট'ভাইৰাছ বুলিলে কি বুজা? উদাহৰণ দিয়া
- (g) (i) Write the structure of azidothymidine and mention to which class of anti-HIV agents it belongs. 2  
এজিড'ঢাইমিডিন'ৰ গঠন সংকেতে লিখা  
আৰু ই কোনটো এন্টি-HIV শ্ৰেণীৰ অন্তৰ্ভুক্ত,  
উল্লেখ কৰা।

12/3/4/5/6/G 24

- (iii) Starting from D-mannitol as the easily available source for the construction of the sugar nucleus, describe how azidothymidine can be synthesized. 6  
ডি-মেনিটলক শৰ্কৰাৰ সহজলভ্য উৎস হিচাপে গ্ৰহণ কৰি এজিড'ঢাইমিডিন কেনেকৈ প্ৰস্তুত কৰা হয়, বৰ্ণনা কৰা।
- (h) (i) What are sulphonamides? Mention two uses of it. Describe a method of synthesis of it considering aniline as starting material. Give one adverse effect of using sulphonamides. 1+2+4+1=8  
ছালফ'নএমাইডৰোৰ কি হয়? ইয়াৰ দুটা ব্যৱহাৰ উল্লেখ কৰা। এনিলিনৰ পৰা ছালফ'নএমাইড কেনেকৈ প্ৰস্তুত কৰা হয়? ছালফ'নএমাইড ব্যৱহাৰৰ এটা ওলোটা ক্ৰিয়া লিখা।
- (ii) What is co-trimoxazole? 2  
Co-টাইম'আজোল বুলিলে কি বুজা?

**OPTION-D**  
**(Chemistry of Cosmetics and Perfumes)**

Paper : CHE- SE-4044

1. Answer **any four** questions from below :

$$1 \times 4 = 4$$

তলত দিয়া প্রশ্নের বিকোনো উত্তর করা :

- (i) Write the basic purpose of using face powder.

মুখত পাইদার ব্যবহার করার মূল উদ্দেশ্য কি?

- (ii) Why is preservative necessary in shampoo?

চেম্পুত বক্সারী যোগ করার ব্যবহার করে?

- (iii) Is hair spray related with hair loss?  
হেয়ার স্প্রে লগত চুল পৰাৰ সম্পর্ক আছে নেকি?

- (iv) Name the essential oil used in cold and cough remedy.  
কাঁচ আৰু কফত ব্যবহার কৰা আৱশ্যকীয় তেলটোৰ নাম দিয়া।

- (v) State the statement True or False :  
ডিজিটো সঁচা নে গিছা লিখা :

Geraniol is a monoterpenoid.

জেৰানিয়ল এবিধ মন্টাৰপিন।

- (vi) Why is 2-phenyl ethyl alcohol used in perfumery.

২-ফিনাইল ইথাইল এলকহল কিয় সুগাফিশালাত ব্যবহার হয়?

- (vii) Name the vitamin which is related with good hair growth.

চুলিৰ ভাল গঠনৰ বাবে প্ৰয়োজন হোৱা ভিটামিনটোৰ নাম উল্লেখ কৰা।

- (viii) Mention the plant part from which jasmine oil is extracted.

জেচমিন তেল গছৰ কোন অংশৰ পৰা আহৰণ কৰা হয় উল্লেখ কৰা।

2. Answer **any three** questions from below :

$$2 \times 3 = 6$$

তলত উল্লেখ কৰা প্ৰশ্নসমূহৰ বিকোনো উত্তৰ লিখা :

- (i) Write two side effects of hair dye.  
হেয়ার ডাই ব্যবহার কৰাৰ দুটা বেয়া ফল উল্লেখ কৰা।

- (ii) Write two main constituents of a good shampoo.  
এবিধ ভাল চেম্পুৰ দুটা মূল উপাদান উল্লেখ কৰা।

- (iii) Name one natural source of geraniol oil and mention its one use.  
জেৰানিয়ল তেলৰ এটা প্ৰাকৃতিক উৎসৰ নাম লিখা আৰু ইয়াৰ ব্যবহাৰৰ এটা উদাহৰণ দিয়া।

- (iv) Mention two main types of face powder.  
দুবিধ প্রধান মুখত ঘঁহা পাউদাবর উল্লেখ করা।
- (v) Write two natural sources of 2-phenyl ethyl alcohol.  
2-ফিনাইল ইথাইল এলকহলৰ দুটা প্রাকৃতিক উৎস উল্লেখ করা।
- (vi) Write two primary ingredients of lipstick.  
লিপস্টিকৰ দুটা প্রধান উপাদান লিখা।
3. Answer **any two** questions from the following :  $5 \times 2 = 10$   
তলত দিয়া প্রশ্নমূহৰ যিকোনো দুটোৰ উত্তৰ লিখা :
- (a) Define cold cream and vanishing cream. Why is cold cream used during winter season and how does it work on human skin ?  $2+(1+2)=5$   
কল্ড ক্রিম আৰু ভেনিচিং ক্রিম কাক বোলে লিখা। কল্ড ক্রিম কিয় শীতকালত ব্যৱহাৰ কৰে আৰু মানহিৰ ছালৰ ওপৰত ই কেনেধৰণে ক্ৰিয়া কৰে?
- (b) What are antiperspirants and what is its main use? Write its one basic ingredient. Write its two side effects.  $2+1+2=5$

- অ্যান্টিপাৰস্পিৰেন্ট মানে কি আৰু মানুহে ইয়াক কিয় ব্যৱহাৰ কৰে? এনে যোগৰ এটা মূল উপাদান লিখা। ইয়াৰ দুটা পার্শ্বক্ৰিয়া উল্লেখ কৰা।
- (c) Write chemical composition of talcum powder. Why and how does it help human being?  
টেলকাম পাউদাবৰ বাসায়নিক সংযুক্তি দিয়া। ই মানুহক কিয় আৰু কেনেকৈ সহায় কৰে উল্লেখ কৰা।
- (d) How does lipstick work on human skin? Mention four genuine reasons, how long-term use of lipstick may harm human beings.  $1+4=5$   
মানুহৰ ছালত লিপস্টিকে কেনেকৈ ক্ৰিয়া কৰে? দীৰ্ঘকালৰ বাবে লিপস্টিকৰ ব্যৱহাৰে মানুহৰ কি অপকাৰ কৰিব পাৰে তাৰ নিষিদ্ধ চাৰিটা কাৰণ উল্লেখ কৰা।
- (e) What is muscone? Mention its natural source. Write its physical property. How do human beings collect it from natural source and use it?  $2+1+2=5$   
মাছ'কন কি? ইয়াৰ প্রাকৃতিক উৎস উল্লেখ কৰা। ইয়াৰ ভোক্তিৰ ধৰ্ম লিখা। মানুহে ইয়াক প্রাকৃতিক উৎসৰ পৰা কেনেকৈ আহৰণ কৰে আৰু ব্যৱহাৰ কৰে?

- (f) Which State of India has highest sandalwood oil? Mention four important factors on which good composition of sandalwood oil depends.

$1+4=5$

ভাৰতৰ কোনখন ৰাজ্যত আঁটাইতকৈ বেছি চন্দনকাঠৰ তেল উৎপাদন হয়? গুণগত চন্দনকাঠৰ তেল পাৰলৈ, কি চাৰিটা কাৰক আছে উল্লেখ কৰা।

4. Answer **any three** questions from the following :

$10 \times 3 = 30$

তলত দিয়া প্ৰশ্নসমূহৰ ভিতৰত যিকোনো তিনিটাৰ উত্তৰ কৰা :

- (a) (i) Define essential oil. Mention the basic technique of extracting essential oil from nature. Mention the special solvent which is used during extraction.

$1+2+1=4$

আৱশ্যকীয় তেল কাক বোলে লিখা। প্ৰকৃতিৰ পৰা আৱশ্যকীয় তেল আহৰণৰ মূল কৌশলকেইটা উল্লেখ কৰা। তেল আহৰণেৰ বাবে ব্যবহৃত বিশেষ দ্রাবকৰ নাম উল্লেখ কৰা।

- (ii) Mention how human beings use the following essential oils for their purpose :

(1) Civetone, and (2) Eucalyptus oil.

$2+2=4$

মানুহে তলত দিয়া তেলসমূহ নিজৰ কামত কেনেদেৱে ব্যৱহাৰ কৰে লিখা :

(1) চিভিট'ন, আৰু (2) ইউকেলিপটাচ তেল।

- (iii) Write two basic ways by which human beings use essential oil.

$2$

মানুহে আৱশ্যকীয় তেল ব্যৱহাৰ কৰাৰ দুটা মূল ধৰণ উল্লেখ কৰা।

- (b) (i)

Mention three methods by which rose oil can be extracted. Which type of rose is mostly used for oil extraction? In what different ways rose oil may be used? Mention one chemical compound generally used alternative of rose oil.

$3+1+2+1=7$

গোলাপ তেলৰ আহৰণৰ মূল তিনিটা পদ্ধতি উল্লেখ কৰা। কোনবোৰ গোলাপ এই তেল আহৰণৰ বাবে উপযুক্ত? গোলাপৰ তেল কি কি আহৰণৰ বাবে উপযুক্ত? গোলাপ তেলৰ সলনি প্ৰকাবে ব্যৱহাৰ কৰিব পাৰি? গোলাপ তেলৰ সলনি ব্যৱহাৰ কৰা বাসায়নিক যোগটোৰ নাম উল্লেখ কৰা।

- (ii) What is the purpose of using shaving cream? Mention two alternative compounds of shaving cream.

$1+2=3$

চেভিং ক্ৰিম ব্যৱহাৰ কৰাৰ উদ্দেশ্য কি? চেভিং ক্ৰিমৰ সলনি ব্যৱহাৰ কৰিব পৰা দুবিধি যোগৰ নাম উল্লেখ কৰা।

- (c) (i) Write four chemical compounds present in good/best face powder.

4

উত্তম মুখত ঘঁহা পাউদাৰত ব্যৱহৃত চাৰিবিধি  
বাসায়নিক ঘোগৰ নাম উল্লেখ কৰা।

- (ii) What is the best sources of eugenol oil in nature? What method is adopted for its extraction? How men use it?

$1+1+2=4$

ইউজিনল তেলৰ উত্তম প্ৰাকৃতিক উৎস কি লিখা।  
ইয়াক আহৰণৰ বাবে কি উপায়/পদ্ধতি ব্যৱহাৰ  
হয়? মানুহে ইয়াক কেনেকৈ ব্যৱহাৰ কৰে?

- (iii) Write the names of two good thickeners used in a good shampoo.

$1+1=2$

ভাল ছেঞ্চুৰ ঘনত্ব বঢ়াবলৈ ব্যৱহৃত দুটা ভাল  
ঘনযোগৰ নাম দিয়া।

- (d) (i) Why is using hair spray necessary? How is hair spray related with health of hair? Write three differences between hair spray and hair dye.

$1+1+3=5$

হেয়াৰ স্প্ৰে ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা কি?  
চুলিব স্থানৰ লগত, হেয়াৰ স্প্ৰেৰ ব্যৱহাৰৰ  
কেনেধৰণৰ? হেয়াৰ স্প্ৰে আৰু হেয়াৰ ডাইৰ  
তিনিটা পাৰ্থক্য লিখা।

- (ii) Write about the therapeutic use of different essential oils.

5

বিভিন্ন আৱশ্যকীয় তেলসমূহৰ চিকিৎসা ক্ষেত্ৰ  
হোৱা ব্যৱহাৰৰ বিষয়ে লিখা।

- (e) (i) What is nail enamel? Write five basic chemical compounds present in nail enamel.

$1+5=6$

নথ এনামেল কি? নথ এনামেলত থকা মূল পাঁচটা  
বাসায়নিক ঘোগৰ নাম দিয়া।

- (ii) Mention two methods by which analysis of essential oil is done.

$1+1=2$

আৱশ্যকীয় তেল বিশ্লেষণ কৰাৰ দুটা উপায় লিখা।

- (iii) Write the basic difference between hair removing cream and shaving cream.

2

হেয়াৰ বিমুভিং ক্ৰিম আৰু চেভিং ক্ৰিমৰ দুটা মূল  
পাৰ্থক্য লিখা।

- (f) Write in short about the following :

$5+5=10$

তলত দিয়া বিষয়ৰ ওপৰত চমুকৈ লিখা :

- (i) Cosmetic safety

প্ৰসাধন নিৰাপত্তা

- (ii) Purpose of using fragrance materials

সুগন্ধি দ্রব্যৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তা

(g) Chemically what is a nail polish remover? Mention five basic chemical components present in nail polish remover. Why do people use nail polish? Write two side effects of nail polish using.

$$1+5+2+2=10$$

বাসায়নিকভাবে নখ পালিচ বিমোভাব কি? নখ পালিচ করা। মানুহে নখ পালিচ কিয় ব্যবহার করে? নখ পালিচৰ দুটা পার্শকৰিয়া উল্লেখ কৰা।

(h) What is suntan lotion? Place four strong opinions regarding the use of suntan compounds by human beings.

$$2+(2 \times 4)=10$$

চানটেন ল'ছন কি? মানুহৰ স্বাস্থ্যৰ বাবে চানটেন যোগবোৰ ব্যবহারৰ বিষয়ে চাৰিটা সবল মতামত দিয়া।

### OPTION-E

#### (Pesticide Chemistry)

Paper : CHE-SE-4054

1. Answer **any four** of the following questions :  $1 \times 4 = 4$

তলৰ প্ৰশ্নসমূহৰ যিকোনো চাৰিটাৰ উত্তৰ লিখা :

Choose the correct one :

গুৰু উত্তৰটো বাছি উলিওৱা :

(i) Which of the following is not an organochlorine pesticide?

তলৰ কোনটো জৈৱক'বিণ কীটনাশক নহয়?

(A) Malathione মেলাথাইন

(B) DDT ডি.ডি.টি

(C) Aldrin এলড্ৰিন

(D) Endosulphane এণ্ডুসুলফেন

(ii) The chemical used in 'National Malaria Eradication Programme' is

বাস্ত্ৰীয় মেলেৰিয়া নিৰ্মূল অভিযান'ত ব্যৱহৃত বাসায়নিক যোগবিধি হৈছে

(A) B.H.C বি.এইচ.চি

(B) DDT ডি.ডি.টি

(C) 2, 4-D 2, 4-ডি

(D) Pyrethroid পাইৰেথ্ৰয়েড

Contd.

(iii) Natural insecticide obtained from neem leaves is

নিম পাতাৰ পৰা আহৰণ কৰা প্ৰাকৃতিক কীটনাশক বিধি  
হৈছে

- (A) Azadirachtin  
এ্যাড্ৰিচ্টিন
- (B) Nicotine  
নিক'চিন
- (C) Lawsone  
লৱচ'ন
- (D) Ecdysone  
একডাইচ'ন

(iv) Identify the weedicide among the following :

তলত দিয়াবোৰ মাজৰ পৰা অপত্তণনাশকবিধি চিনাণ্ড  
কৰা :

- (A) 2, 4-D
- (B) 2, 4-ডি
- (C) Parathion  
পেৰাথাইন
- (D) Chloranil  
ক্ল'ৰানিল
- (E) Sporein  
স্প'রেইন

(v) The pesticide used in foundation of buildings for preventing termite attack is

উহপোকৰ আক্ৰমণৰ পৰা বন্ধা কৰিবলৈ অট্টালিকাৰোৰ  
ভেঁটিও প্ৰয়োগ কৰা কীটনাশকবিধি হৈছে

- (A) Gammaxene  
গেমাক্সিন
- (B) DDT  
ডিডিটি
- (C) Aldrin  
এলড্ৰিন
- (D) Endrin  
এনড্ৰিন

(vi) Ratenone is a/an

ৰ'টেন'ন হ'ল এবিধি

- (A) insect hormone  
কীট হৰম'ন
- (B) natural insecticide  
প্ৰাকৃতিক কীটনাশক
- (C) bioherbicide  
জৈব তৃণনাশক
- (D) weedicide  
অপত্তণনাশক

(vii) Alachor is an  
�ଲାକ୍ର ଏବିଧ

- (A) organophosphate pesticide  
ଜୈରଫୁଟ୍‌ଫେଟ କୀଟନାଶକ  
(B) anilide pesticide  
ଏନିଲିଡ କୀଟନାଶକ  
(C) organochlorine pesticide  
ଜୈରକ୍‌ବିଣ କୀଟନାଶକ  
(D) None of the above  
ଓପର ଏଟାଓ ନହିଁ

(viii) Carbofuran is used as  
କାର୍ବୋଫୁରାଣ ସ୍ବରହତ ହୁଏ

- (A) an agricultural pesticide  
ଏବିଧ କୃଷିଜାତ କୀଟନାଶକ ହିଚାପେ  
(B) a fruit ripening agent  
ଫୁଲ ପକୋରା କାରକ ହିଚାପେ  
(C) a food preservative  
ଆଦ୍ୟ ସଂରକ୍ଷକ ହିଚାପେ  
(D) a moisturizing agent  
ଆର୍ଦ୍ରତାକାରୀ ପଦାର୍ଥ ହିଚାପେ

2. Give very short answers of the following :  
 $2 \times 3 = 6$   
(any three)

ତଳତ ଦିଯାବୋରର ଖୁବ ସଂକ୍ଷେପେ ଉତ୍ତର ଦିଯା : (ଯିକୋନୋ ତିନିଟା)

(i) What do you mean by herbicides ? Give one example.

ତୃଣନାଶକ ବୁଲିଲେ ତୁମି କି ବୁଜା ? ଏହି ଉଦାହରଣ ଦିଯା ।

(ii) Name two organochlorine pesticides.  
ଦୁଇଧ ଜୈରକ୍‌ବିଣ କୀଟନାଶକ ଯୌଗର ନାମ ଉଲ୍ଲେଖ କରବା ।

(iii) What are rodenticides ? Give an example of commonly used rodenticide.  
‘କୁନ୍ତକପ୍ରାଣିନାଶକ’ ବୋର କି ? ସାଧାରଣଭାବେ ସ୍ଵରହତ ଏବିଧ  
‘କୁନ୍ତକପ୍ରାଣିନାଶକ’ର ଉଦାହରଣ ଦିଯା ।

(iv) Can algaecide be considered as a pesticide ? Which algaecide is used to control algal blooming in ponds, lakes etc ?

‘ଶେଲାଇନାଶକ’ବୋର କୀଟନାଶକ ହିଚାପେ ଗଣ୍ୟ କରିବ ପାରିନେ ?  
କୋନବିଧ ‘ଶେଲାଇନାଶକ’ ପୁରୁଷୀ ଆଦିତ ସାଧାରଣତେ ‘ଶୈବାଳ  
ପ୍ରସ୍ଫୁଟନ’ ନିୟମିତ କରାତ ସ୍ଵରହତ କରା ହୁଏ ?

(v) What is the full form of DDT ? In which class of pesticide it belongs to ?  
ଡିଡିଟିବ ସମ୍ପୂର୍ଣ୍ଣ ଅର୍ଥ କି ? ଇ କୋନଶେଳୀର କୀଟନାଶକ  
ପଦାର୍ଥକ ଅନ୍ତର୍ଗତି ?

Contd.

(vi) What is the mode of action of rodenticides? Answer briefly.

কৃত্তকপ্রাণীনাশকবোরে কিদৰে ত্ৰিয়া কৰে? চমুকে লিখা।

3. Explain briefly *any two* of the following :

নিরোক্ত যিকোনো দুটাৰ বিষয় চমুকে লিখা :

$5 \times 2 = 10$

(a) Use of Gammalone as a pesticide  
গ্যামাস্লাইনৰ কীটনাশক হিচাপে ব্যৱহাৰ

(b) Organophosphate pesticides  
জেৱফছফেট কীটনাশক

(c) Methods of pesticide residue analysis  
কীটনাশক অৱশ্যে বিশ্লেষণ পদ্ধতি

(d) Synthesis of organophosphate pesticides  
অৰ্গেনোফছফেট কীটনাশকৰ প্ৰস্তুতকৰণ

(e) Agricultural pesticides  
কৃষিজাত কীটনাশক

4. Answer the following questions : (*any three*)

$10 \times 3 = 30$

তলৰ প্ৰশ্নসমূহৰ উত্তৰ কৰা : (যিকোনো তিনিটা)

(a) Define pesticides. Discuss in detail different classes of pesticides by giving example of each class and their mode of action.

কীটনাশকৰ সংজ্ঞা লিখা। কীটনাশক দ্রব্যৰ বিভিন্ন শ্ৰেণীবিভাগ তথা প্ৰত্যেকৰে ত্ৰিয়াবিধি সম্পর্কে উদাহৰণৰ সেতে বিশদভাৱে আলোচনা কৰা।

(b) What are organochlorine pesticides? Give chemical structure of *any two* such pesticides. Write the applications of some commonly used organochlorine pesticides. How can these pesticides affect human health?

জেৱক'বিণ কীটনাশকবোৰ কি? তেনেকুৰা যিকোনো দুবিধি কীটনাশকৰ বাসায়নিক গঠন লিখা। বহুলভাৱে ব্যৱহৃত কেইবিধমান জেৱক'বিণ কীটনাশকৰ প্ৰয়োগ সম্পর্কে লিখা। এই কীটনাশক পদাৰ্থসমূহে কেনেকৈ মানুহৰ স্বাস্থ্যৰ ক্ষতিসাধন কৰে?

(c) What do you mean by pesticide residue? Discuss its impact on human health. Describe various methods of pesticide residue analysis.

কীটনাশক অৱশ্যে বুলিলে কি বুজা? মানৱৰ শৰীৰত ইয়াৰ প্ৰভাৱ সম্পর্কে আলোচনা কৰা। কীটনাশক অৱশ্যে বিশ্লেষণৰ বিভিন্ন পদ্ধতিসমূহৰ বিষয়ে বহলাই লিখা।

(d) What is chloranil? In which category of pesticide it belongs to? Write its molecular structure. Discuss about its synthesis, uses and harmful effects in detail.

ক্লু'ৰনিল কি? ই কোন শ্ৰেণীৰ কীটনাশকৰ অনুগ্ৰহ? ইয়াৰ আণৱিক গঠন লিখা। ইয়াৰ প্ৰস্তুতি, ব্যৱহাৰ আৰু বিকল্প প্ৰভাৱৰ বিষয়ে সবিশেষ আলোচনা কৰা।

- (e) Explain in detail the benefits and adverse effects of different kinds of pesticides.

বিভিন্ন কীটনাশক দ্রব্যসমূহের লাভালাভ আৰু বিৰূপ প্ৰভাৱ  
সম্পর্কে বিশদ ব্যাখ্যা দাঙি ধৰা।

(f) Differentiate between natural and synthetic pesticides. Explain with examples. Write about their advantages and disadvantages in detail.

প্ৰাকৃতিক আৰু সংশ্লেষিত কীটনাশকৰ মাজৰ মুখ্য  
প্ৰভেদসমূহ উদাহৰণসহ বুজাই লিখা। সিহঁতৰ সুবিধা-  
অসুবিধাসমূহৰ বিষয়ে বিস্তৃতভাৱে লিখা।

(g) Write short notes of the following :  
*(any two)*

তলৰ যিকোনো দুটাৰ বিষয়ে চমু টোকা লিখা :

(i) DDT	ডিডিটি
(ii) Malathion	মেলাথায়ন
(iii) Chloranil	ক্ল'ৰানিল
(iv) Alachor	এলাকৰ

(h) What are carbamate pesticides ? Give examples. Why are they used for ? Discuss about their toxic effects. How can we analyze carbamate pesticides ?  
কাৰ্বামেট কীটনাশকসমূহ কি ? উদাহৰণ দিয়া। এই সমূহ  
কীটনাশক কিয় ব্যৱহাৰ কৰা হয় ? এইবোৰৰ বিষাক্ত  
প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা। আমি কিদৰে এই  
কাৰ্বামেট কীটনাশকসমূহ বিশ্লেষণ কৰিব পাৰোঁ ?

OPTION-F

## (Fuel Chemistry)

Paper : CHE-SE-4064

1. Answer ***any four*** of the following questions :  $1 \times 4 = 4$

তলত দিয়া যিকোনো চাবিটা প্রশ্নৰ উত্তৰ দিয়া :

- (a) What is the formula of producer gas ?  
প্র'ডিউচাৰ গেছৰ ৰাসায়নিক সংকেত কি ?

(b) What is flash and fire point of lubricant ?  
লুব্ৰিকেন্ট ফ্লাচ আৰু ফায়াৰ বিন্দু কি ?

(c) What do you mean by power alcohol ?  
পাৱাৰ এল'কহল বুলিলে কি বুজা ?

(d) Define octane number.  
অক্টেন সংখ্যাৰ সূত্ৰ লিখা।

(e) Give two examples of antiknocking agents.  
এন্টিনকিং এজেন্টৰ দুটা উদাহৰণ দিয়া।

(f) Define calorific value of a fuel.  
ইন্দ্রনৰ কেল'বিফিক ভেলুৰ সূত্ৰ লিখা।

(g) Define pitch.  
পিটচৰ সংজ্ঞা লিখা।

- (h) Give two examples of gaseous fuel.  
গেছীয় ইঞ্চনৰ দুটা উদাহৰণ দিয়া।
2. Answer **any three** of the following questions:  
তলত দিয়া যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ দিয়া :

- (a) What are renewable and non-renewable energy resources? Give one example of each.  
নৰীকৰণযোগ্য আৰু নৰীকৰণঅযোগ্য শক্তিৰ উৎসবোৰ কি? প্ৰত্যেকৰে এটাকৈ উদাহৰণ দিয়া।
- (b) How is coal tar formed?  
আকাতৰা কেনেকৈ গঠন হয়?
- (c) Write the differences between thermal and catalytic cracking?  
তাপীয় ক্ৰেকিং আৰু অনুষ্টুকীয় ক্ৰেকিংৰ পাৰ্থক্য লিখা।
- (d) Mention two routes for the manufacture of isoprene petrochemical.  
আইচ'প্ৰিন পেট্ৰোজাত ৰাসায়নিক পদাৰ্থ প্ৰস্তুতকৰণৰ দুটা পদ্ধতি উল্লেখ কৰা।
- (e) What is the difference between base oil and additives?  
মূল তেল আৰু যোজনীয়ৰ দুটা পাৰ্থক্য লিখা।

(f) Define ultimate analysis of coal.  
কয়লাৰ চূড়ান্ত বিশ্লেষণ পদ্ধতিৰ সূত্ৰ লিখা।

3. Answer **any two** of the following questions :  $5 \times 2 = 10$

তলত দিয়া যিকোনো দুটা প্ৰশ্নৰ উত্তৰ দিয়া :

- (a) How are fuels classified? Why are fossil fuels regarded as the most important source of energy today?  
 $2+3=5$

ইঞ্চনবোৰ কেনেকৈ শ্ৰেণীবিভাজন কৰা হয়? আজিকালি জীবাশ্ম ইঞ্চনক কিয় গুৰুত্বপূৰ্ণ শক্তিৰ উৎস হিচাপে গণ্য কৰা হয়?

- (b) What is coal? Discuss briefly about the compositions and types of coal.  
 $2+3=5$

কয়লা কি? ইয়াৰ গঠন আৰু বিভিন্ন প্ৰকাৰৰ ওপৰত চমুকৈ ব্যাখ্যা কৰা।

- (c) Write short notes on the following :  
 $2+3=5$

চমু টোকা লিখা :

- (i) Coal gas  
কয়লা গেছ
- (ii) Water gas  
জলীয় গেছ

- (d) Classify petroleum according to the types of hydrocarbon.

বিভিন্ন প্রকার হাই'ড্রকার্বন ওপরত ভিত্তি করি  
পেট্রলিয়াম শ্রেণীবিভাজন করা।

- (e) What is hydrogenation cracking? What are the catalysts used for catalytic hydrogenation process?  $2+3=5$

হাই'ড্রজেনেচন ক্রেকিং কি? অনুষ্টকীয়

হাই'ড্রজেনেচনত কি কি অনুষ্টক ব্যবহার করা হয়?

- (f) Write shortly on aromatic petrochemicals.

এর'গেটিক পেট্রলিয়ামজাত সামগ্রীর ওপরত চমুকৈ লিখা।

4. Answer **any three** of the following questions:

তলত দিয়া যিকোনো তিনিটা প্রশ্ন উভয় দিয়া :  $10 \times 3 = 30$

- (a) Classify petrochemicals:

compositions. Describe the method of preparation of propylene oxide by chlorohydrin process.  $5+5=10$

গঠন ওপরত ভিত্তি করি পেট্রলিয়ামজাত সামগ্রীর  
শ্রেণীবিভাজন করা। ক্লুব'হাডিন প্রক্রিয়ার দ্বারা প্রপাইলিন  
অস্থাইড প্রস্তুতকৰণ বর্ণনা করা।

- (b) Describe the general properties of lubricants in brief. How are lubricants classified?  $7+3=10$

লুব্রিকেন্ট সাধারণ ধর্মবোর ব্যাখ্যা করা। লুব্রিকেন্টবোর  
কিভাবে শ্রেণীবিভাজন করা হয় আলোচনা করা।

- (c) What is biomass? Briefly discuss different types of biomass.  $4+6=10$

বায়'মাছ কি? বিভিন্ন প্রকার বায়'মাছ ওপরত চমুকৈ  
আলোচনা করা।

- (d) (i) Calculate presence of percentage of C, H, N and S from the following observations for a sample of coal:

5

2.1 g of coal is burnt in a combustion tube. The increase in weight of anhydrous  $CaCl_2$  is 0.53 g and increase in weight of KOH tube is 5.73g.

C, H, N আৰু S-ৰ উপস্থিতিৰ শতকৰা পৰিমাণ  
তলৰ পৰ্যবেক্ষণৰ পৰা নিৰ্ণয় কৰা :

2.1g কয়লা এটা নলীত দহন কৰা হ'ল। অনাৰ্দ্র  
 $CaCl_2$ -ৰ বৰ্ধিত ভৰ হ'ল 0.53g আৰু KOH  
নলীৰ বৰ্ধিত ভৰ হ'ল 5.73g।

- (ii) Write the positive aspects of nuclear energy.  $5$

নিউক্লিয় শক্তিৰ ধনাত্মক দিশবোৰৰ লিখা।

- (e) What is biodiesel? How is biodiesel produced? Discuss. Write the advantages of biodiesel. .  $3+3+4=10$

বায়'ডিজেল কি? ইয়াক কেনেকৈ প্রস্তুত কৰা হয়?  
আলোচনা কৰা। বায়'ডিজেল ব্যবহাবৰ সুবিধাবোৱ লিখা।

- (f) What is fractional distillation? Discuss briefly the principle of fractional distillation. Explain the process of fractional distillation.  $2+3+5=10$

আংশিক পাতন কি? ইয়াৰ মূল তত্ত্ববোৱ চমুকে আলোচনা  
কৰা। আংশিক পাতন পদ্ধতি ব্যাখ্যা কৰা।

- (g) How is viscosity of lubricant measured? Discuss the importance of animal oil and vegetable oils.

লুব্রিকেটিং তেলৰ সান্দৰ্ভতা কেনেকৈ নিৰ্ণয় কৰা হয়?  
পশ্চিমতেল আৰু উত্তিদিজাত তেলৰ বিষয়ে আলোচনা কৰা।

- (h) Mention the effect of pressure and temperature on carbonization of coal tar. Write the negative impacts of burning fossil fuels.  $5+5=10$

আলকাতৰা দহনত চাপ আৰু উষ্ণতাৰ প্ৰভাৱ উল্লেখ  
কৰা। জীৱাশ্ম ইঞ্চন দহন কৰাৰ ফলত হোৱা ঝণাঞ্চক  
প্ৰভাৱৰ বিষয়ে লিখা।